

Total No. of Printed Pages—12

2 SEM TDC GEMT (CBCS) 2 (A/B)

2 0 2 2

(June/July)

MATHEMATICS

(Generic Elective)

Paper : GE-2

Full Marks : 80
Pass Marks : 32

Time : 3 hours

*The figures in the margin indicate full marks
for the questions*

Paper : GE-2 (A)

(Differential Equations)

1. (a) Write the degree of the differential equation given by

$$\frac{d^3y}{dx^3} + 2\left(\frac{d^2y}{dx^2}\right)^5 + 3\frac{dy}{dx} = 10e^{2x}$$

1

- (b) Find the differential equation of the family of curves $y = e^x(A \cos x + B \sin x)$, where A, B are arbitrary constants. 3

(2)

(c) Solve (any two) :

4×2=8

$$(i) (1+x)ydx + (1-y)x dy = 0$$

$$(ii) (x^2 + 1)\frac{dy}{dx} + 2xy = 4x^2$$

$$(iii) (xy^2 + 2x^2y^3)dx + (x^2y - x^3y^2)dy = 0$$

(d) Define an integrating factor. Solve the differential equation

$$\left(y + \frac{y^3}{3} + \frac{x^2}{2}\right)dx + \frac{1}{4}(x + xy^2)dy = 0$$

1+3=4

2. (a) Solve (any three) :

4×3=12

$$(i) p^2 - 7p + 12 = 0, p = \frac{dy}{dx}$$

$$(ii) y = 2px + y^2 p^3$$

$$(iii) y = px + ap(1-p)$$

$$(iv) y = 2px - p^2$$

(b) Show that the solutions e^x, e^{-x}, e^{2x} of

$$\frac{d^3y}{dx^3} - \frac{d^2y}{dx^2} - \frac{dy}{dx} + 2y = 0$$

are linearly independent.

4

(3)

(c) Solve by reducing its order

$$\frac{d^2y}{dx^2} + \frac{2}{x} \frac{dy}{dx} - x^2y = 0$$

4

Or

$$\frac{d^2y}{dx^2} + \frac{2}{x} \frac{dy}{dx} + \frac{a^2}{x^4}y = 0$$

3. (a) Write the complementary function of the differential equation $(D^2 + D - 6)y = x$.

2

(b) Solve (any one) :

4

$$(i) (D^2 + 9)y = 3e^{2x} + 4\sin x$$

$$(ii) (D^3 + 8)y = x^4 + 2x + 1$$

(c) Solve by method of variation of parameter :

6

$$\frac{d^2y}{dx^2} + 4y = 4\tan 2x$$

Or

Solve the simultaneous equations :

$$\frac{dx}{dt} + 2\frac{dy}{dt} - 2x + 2y = 3e^t$$

$$3\frac{dx}{dt} + \frac{dy}{dt} + 2x + y = 4e^{2t}$$

(4)

(5)

(d) Solve :

4

$$(y+z)dx + dy + dz = 0$$

4. (a) Form the partial differential equation of all spheres of radius a having centre in the xy -plane.

3

(b) Define particular integral and general integral of a partial differential equation.

2

(c) Solve (any one) :

4

$$(i) yzp + zxq = xy$$

$$(ii) x(y-z)p + y(z-x)q = z(x-y)$$

(d) Solve by Charpit's method (any one) : 7

$$(i) 2xz - px^2 - 2qxy + pq = 0$$

$$(ii) (p^2 + q^2)y = qz$$

5. (a) Write the condition for a linear partial differential equation of second order with two independent variables to be hyperbolic.

1

(b) Classify the following second order PDE :

2×4=8

$$(i) \frac{\partial^2 u}{\partial x^2} - 4 \frac{\partial^2 u}{\partial x \partial y} + 2 \frac{\partial^2 u}{\partial y^2} = 0$$

$$(ii) \frac{\partial^2 u}{\partial x^2} + 4 \frac{\partial^2 u}{\partial x \partial y} + 4 \frac{\partial^2 u}{\partial y^2} = 0$$

$$(iii) \frac{\partial^2 u}{\partial x^2} + \frac{\partial^2 u}{\partial x \partial y} + \frac{\partial^2 u}{\partial y^2} = 0$$

$$(iv) \frac{\partial^2 u}{\partial x^2} + \frac{\partial^2 u}{\partial y^2} + \frac{\partial^2 u}{\partial z^2} = 0$$

(c) Classify the equation

$$(1-x^2)\frac{\partial^2 z}{\partial x^2} - 2xy\frac{\partial^2 z}{\partial x \partial y} + (1-y^2)\frac{\partial^2 z}{\partial y^2} + 2x\frac{\partial z}{\partial x} + 6x^2y\frac{\partial z}{\partial y} - 6z = 0 \quad 3$$

(6)

Paper : GE-2 (B)

(Econometrics)

1. শুল্ক উত্তরটো বাছি উলিওৱা :

$1 \times 8 = 8$

Choose the correct answer :

(a) তলৰ কোনটো ক্রটি কৰাৰ সম্ভাৱিতা হ'ল সাৰ্থকতা তৰ ?

Level of significance is the probability of committing which of the following errors?

(i) প্ৰথম প্ৰকাৰ ক্রটি

Type I error

(ii) দ্বিতীয় প্ৰকাৰ ক্রটি

Type II error

(iii) প্ৰথম প্ৰকাৰ ক্রটি অথবা দ্বিতীয় প্ৰকাৰ ক্রটি

Either Type I error or Type II error

(iv) দুয়োবিধ ক্রটিৰ যোগফল

Both the errors taken together

(b) প্ৰসামান্য বণ্টনৰ Parameter হ'ল

Parameter(s) of normal distribution
is/are

(i) μ

(ii) σ

(iii) μ, σ

(iv) λ

22P/1410

(Continued)

(7)

(c) মূক চলক (Dummy variable)ৰ মান হ'ল
Dummy variable takes the values

(i) 1, 2

(ii) 0, 1

(iii) যি কোনো স্বাভাৱিক সংখ্যা
any natural number

(iv) অপৰিমেয় সংখ্যা
irrational number

(d) প্ৰযোজনীয় চলক এটা আঁতৰাই দিলে আকলন
(estimate) হ'ব

Dropping of a relevant variable causes
the estimate to be

(i) পক্ষপাত্যুক্ত / biased

(ii) পক্ষপাত শূন্য / unbiased

(iii) অনিৰ্ণয়ক / indeterminate

(iv) গোৱাৰ আটাইবোৰ / All of the above

(e) ডাৰ্বিন-ৱাটচন d -সূচকৰ প্ৰসাৰ হ'ল

The range of Durbin-Watson d -statistic
is

(i) 0ৰ পৰা 2 লৈ / 0 to 2

(ii) -2ৰ পৰা 2 লৈ / -2 to 2

(iii) 2ৰ পৰা 4 লৈ / 2 to 4

(iv) 0ৰ পৰা 4 লৈ / 0 to 4

22P/1410

(Turn Over)

(8)

(f) $\hat{\theta}$, θ -র পক্ষপাতশূন্য estimator হ'ব যদি হে $\hat{\theta}$ is an unbiased estimator of θ if

- (i) $E(\hat{\theta}) = \theta$
- (ii) $E(\hat{\theta}) > \theta$
- (iii) $E(\hat{\theta}) < \theta$
- (iv) $E(\hat{\theta}) \neq \theta$

(g) t -বন্টন বৈষম্য গুণাংক হ'লCoefficient of skewness of t -distribution
is

- (i) 0
- (ii) 1
- (iii) ∞
- (iv) -1

(h) দুটা স্বাধীন চলকযুক্ত এটা সমাশ্রয়ণ আর্হিত সাধারণ
সহসম্বন্ধ গুণক (r) ব্যবহার হ'ব পাবে তলৰ কোনটো
নির্ণয়ৰ বাবে ?In a regression model with two
independent variables, simple
correlation coefficient (r) can be used to
detect which of the following?

- (i) বিষম-বিচালিতা
heteroscedasticity
- (ii) স্বয়ং সহসম্বন্ধ
autocorrelation
- (iii) বহু-সংবেদ্ধতা
multicollinearity
- (iv) নির্ধারণ সমস্যা
specification problem

(9)

2. তলৰ যি কোনো চাৰিটাৰ চমু টোকা লিখা : $4 \times 4 = 16$ Write short notes on any four of the
following :

- (a) নিয়ন্ত্ৰিত R^2
Adjusted R^2
- (b) গচ-মাৰ্কভ উপপাদ্য
Gauss-Markov theorem
- (c) ডাৰ্বিন-ৱাট্চন d -সূচক
Durbin-Watson d -statistic
- (d) বিকল্প আৰু বিকল্প প্ৰকল্প
Null and Alternate hypotheses
- (e) χ^2 -বন্টন
 χ^2 -distribution
- (f) F -বন্টন
 F -distribution

3. (a) (i) প্ৰসাময়া বন্টন বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
Mention the properties of normal
distribution.(ii) t -পৰীক্ষাৰ ব্যবহাৰসমূহ চমুকৈ আলোচনা কৰা। $7+5=12$ Briefly discuss the uses of t -test.

(10)

অথবা / Or

- (b) (i) আকলক (estimator) এটাৰ আশা কৰা
বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা।
Describe the desirable properties of
an estimator.
- (ii) পৰীক্ষা এটাৰ শক্তি কি? ই দ্বিতীয় প্ৰকাৰ ত্ৰুটিৰ
সৈতে কেনেদেৰে জড়িত, লিখা। $8+2+2=12$
What is power of a test? Write how
it is related to type II error.
4. (a) (i) সমাপ্তিগত সমীকৰণ $Y_i = \alpha + \beta X_i + u_i$ -ৰ পৰা $\hat{\alpha}$
আৰু $\hat{\beta}$ -ৰ সাধাৰণ নৃত্যত বৰ্গ আকলক
(estimators) নিৰ্ণয় কৰা।
Given the regression equation
 $Y_i = \alpha + \beta X_i + u_i$, derive the ordinary
least square estimators $\hat{\alpha}$ and $\hat{\beta}$.
- (ii) আকলক (estimator)-ৰ সংজ্ঞা দিয়া। $9+2=11$
Define estimator.

অথবা / Or

- (b) নিম্নপ্ৰদত্ত তথ্যৰ পৰা বৈধিক সমাপ্তিগত সমীকৰণ Y -ৰ
ওপৰত X আৰু X -ৰ ওপৰত Y আকলন (estimate)
কৰা :

11

Estimate linear regression equations of
 Y on X and X on Y for the following
data :

X :	1	2	3	4	6
Y :	3	2	5	4	8

(Continued)

(11)

5. (a) প্ৰকল্প এটাৰ সাৰ্থকতা পৰীক্ষাৰ লগত জড়িত
পদক্ষেপসমূহ ব্যাখ্যা কৰা।

11

Explain the steps in testing a
hypothesis.

অথবা / Or

- (b) মূক চলক কি? ইয়াৰ ব্যৱহাৰসমূহ কি কি? মূক চলক
ফান্দৰ ধাৰণাটো এটা উদাহৰণৰ সৈতে ব্যাখ্যা কৰা।

$2+5+4=11$

What is dummy variable? What are its
uses? Explain with an example the
concept of dummy variable trap.

6. (a) বহু-সংৰেখতা কি? ইয়াৰ পৰিগামসমূহ কি কি?
বহু-সংৰেখতাৰ নিৰাময়ৰ উপায়সমূহ আলোচনা কৰা।

$2+2+7=11$

What is multicollinearity? What are its
consequences? Discuss the remedies of
multicollinearity.

অথবা / Or

- (b) (i) বিষম-বিচালিতা কি? ইয়াৰ কাৰণসমূহ কি কি?
What is heteroscedasticity? What
are its causes?

- (ii) সংস্থাপিত অভিধাৰণাবোৰ ভঙ্গ কৰাৰ পৰিণামবোৰ
উল্লেখ কৰা। $2+4+5=11$

Mention the consequences of
violation of the classical
assumptions.

7. (a) নির্ধারণ সমস্যা (পক্ষগাত) কি? ইয়াৰ বিভিন্ন ধৰণবোৰ
কি কি? ধৰি লোৱা, এটা শুন্দ মডেল হ'ল
 $Y = \alpha + \beta_1 X_1 + \beta_2 X_2 + u$. কিন্তু, শুন্দ মডেলটোৰ
পৰিৱৰ্তে তুমি আকলন কৰা মডেলটো হ'ল
 $Y = \alpha^* + \beta_1^* X_1 + v$. ইয়াৰ পৰিণামসমূহ দৰ্শোৱা।

2+4+5=11

What is specification problem (bias)?
 What are its different forms? Suppose, a
 true model is $Y = \alpha + \beta_1 X_1 + \beta_2 X_2 + u$.
 But, instead of the true model you have
 estimated the model $Y = \alpha^* + \beta_1^* X_1 + v$.
 Show the consequences.

অথবা / Or

- (b) নির্ধারণ সমস্যা (পক্ষগাত)ৰ পৰিণামসমূহ কি কি?
 নির্ধারণ সমস্যা নিৰ্ণয় কৰাৰ ক্ষেত্ৰত যি কোনো এটা
 পৰীক্ষা আলোচনা কৰা। 6+5=11
 What are the consequences of
 specification problem (bias)? Discuss
 any one test to detect the specification
 problem.

★ ★ ★